

To,  
The Branch Service Manager  
PNB MetLife India Insurance Co. Ltd.

Dated: \_\_\_\_\_  
তাৰিখ: \_\_\_\_\_

প্ৰতি,  
শাখা সেৱা প্ৰবন্ধক  
পিএনবি মেটলাইফ ইণ্ডিয়া ইন্সিওৰেন্স কোম্পানী লিমিটেড

\_\_\_\_\_ Branch (শাখা)

**Subject: Authorization Letter for submission of my policy servicing request through representative**

বিষয়: প্ৰতিনিধিৰ মাধ্যমেৰে মোৰ পলিচী ছাৰ্ভিচিংৰ অনুৰোধ দাখিল কৰিবৰ বাবে অনুমোদন

Dear Sir/Madam,

মহোদয়/মহোদয়া,

This is to inform you that I, Mr. /Mrs. /Ms. \_\_\_\_\_ is a policy holder/owner with your organization. Through this letter I hereby authorize and instruct Mr./Mrs./Ms. \_\_\_\_\_ to submit the servicing request on my behalf at your PNB MetLife Branch/Office.

ইয়াৰ দ্বাৰাই আপোনাক জনাওঁ যে, মই শ্ৰীযুত/শ্ৰীযুক্তা/শ্ৰীমতী \_\_\_\_\_ আপোনাৰ প্ৰতিষ্ঠানৰ এজন পলিচী ধাৰক/গৰাকী। এই পত্ৰৰ জৰিয়তে মই শ্ৰীযুত/শ্ৰীযুক্তা/শ্ৰীমতী \_\_\_\_\_ ক মোৰ হৈ আপোনাৰ পিএনবি মেটলাইফৰ শাখা/কাৰ্যালয়ত মোৰ ছাৰ্ভিচিং ৰিকুৱেষ্ট দাখিল কৰিবলৈ অনুমোদন তথা অনুৰোধ জনাইছোঁ।

**Servicing Request Details:**

ছাৰ্ভিচিং ৰিকুৱেষ্টৰ বিস্তৃত বিৱৰণ:

1. Policy Number(s) for which the request is being placed: \_\_\_\_\_  
পলিচী নম্বৰ(সমূহ) যাৰ বাবে ৰিকুৱেষ্ট দাখিল কৰা হৈছে:
2. Request Type(s): \_\_\_\_\_  
ৰিকুৱেষ্টৰ ধৰণ(সমূহ):
3. The following Self-Attested Documents/Proofs have been enclosed along with the request for further processing and confirmation:  
পৰৱৰ্তী পৰ্যায়লৈ প্ৰেৰণ তথা নিশ্চয়তা প্ৰদানৰ বাবে ৰিকুৱেষ্টৰ লগতে উল্লেখিত স্ব-স্বাক্ষৰিত তথ্য-পাতি প্ৰমাণ/পত্ৰসমূহ গাঁথি দিয়া হ'ল:  
a. \_\_\_\_\_ b. \_\_\_\_\_  
c. \_\_\_\_\_ d. \_\_\_\_\_
4. Relationship with person authorized to submit request: \_\_\_\_\_  
ৰিকুৱেষ্ট দাখিল কৰিবলৈ অনুমোদিত ব্যক্তিগৰাকীৰ সৈতে সম্বন্ধ:
5. A self-attested ID proof of my authorized representative is enclosed along with this authorization letter.  
এই অনুমোদন পত্ৰৰ লগত মোৰ অনুমোদিত প্ৰতিনিধিগৰাকীৰ এখন স্ব-স্বাক্ষৰিত আইডি প্ৰুফ গাঁথি দিয়া হৈছে।

6. The signature of the authorized representative is as documented below and is verified & confirmed by me.

অনুমোদিত প্রতিনিধিগৰাকীৰ স্বাক্ষৰ তলত দিয়াৰ দৰে নথিভুক্ত কৰা হৈছে আৰু মোৰ দ্বাৰা প্ৰমাণিত তথা নিশ্চিত কৰা হৈছে।

7. Irrevocably undertake to PNB MetLife that the above acts of my authorized representative shall be binding upon me.

মই পিএনবি মেটলাইফৰ ওচৰত চূড়ান্তভাৱে মানি লৈছোঁ যে মোৰ অনুমোদিত প্রতিনিধিগৰাকীৰ হৈ কৰা ওপৰোক্ত কাৰ্যকলাপসমূহ মোৰ ওপৰতে বাধ্যতামূলক হৈ থাকিব।

Signature of Authorized Representative

অনুমোদিত প্রতিনিধিগৰাকীৰ স্বাক্ষৰ

Signature/Thumb impression of Policy Owner / Assignor

পলিচী অউনাৰ/এছাইনৰৰ স্বাক্ষৰ/টিপচহী

Mr. /Mrs. /Ms. \_\_\_\_\_

শ্ৰীযুত/শ্ৰীযুক্তা/শ্ৰীমতী

Mr. /Mrs. /Ms. \_\_\_\_\_

শ্ৰীযুত/শ্ৰীযুক্তা/শ্ৰীমতী

Contact Number \_\_\_\_\_

যোগাযোগৰ নম্বৰ

Contact Number \_\_\_\_\_

যোগাযোগৰ নম্বৰ

Signature/Thumb impression of Assignee (Only in case of Assignment)

এছাইনীৰ স্বাক্ষৰ/টিপচহী (কেৱল এছাইনমেণ্টৰ ক্ষেত্ৰত)

Contact Number \_\_\_\_\_

যোগাযোগৰ নম্বৰ

Contact Number \_\_\_\_\_

যোগাযোগৰ নম্বৰ

**Note:** PO signature is not required in case of Absolute Assignment

টোকা: এবছল্যুট এছাইনমেণ্টৰ ক্ষেত্ৰত পিতা' স্বাক্ষৰৰ প্ৰয়োজন নাই

**Declaration & Attestation in case of Vernacular/Illiterate/Disabled customers (Witness must be someone other than the advisor/agent/employee of the company)**

স্থানীয়/অশিক্ষিত/শাৰীৰিকভাৱে অক্ষম গ্ৰাহকৰ ক্ষেত্ৰত ঘোষণা আৰু প্ৰত্যয়ণ (কোম্পানীৰ পৰামৰ্শদাতা/প্ৰতিনিধি/কৰ্মচাৰীৰ বাহিৰে কোনোবা সাক্ষী থাকিবই লাগিব)

The contents hereof have been read over & explained to the applicant by me in vernacular & the applicant has filled up the contents after completely understanding the contents hereof in my presence.

ইয়াত থকা কথাবোৰ মই আবেদনকাৰীৰ আগত পঢ়ি দিলোঁ তথা স্থানীয় ভাষাত বুজাই দিলোঁ আৰু ইয়াত থকা কথাবোৰ সম্পূৰ্ণকৈ বুজি লৈ আবেদনকাৰীয়ে মোৰ উপস্থিতিত বিষয়সমূহ পূৰণ কৰিলে

Signature of Witness: \_\_\_\_\_

সাক্ষীৰ স্বাক্ষৰ:

Note: The present policy servicing form contains original content in English along with its vernacular translations. In the event of any disagreement arising between the translated version and original English version, the English version shall be considered as final and shall prevail.

টোকা: বৰ্তমান পলিচী চাৰ্ভিচিং প্ৰ-পত্ৰখনত প্ৰকৃত বিষয়বস্তুসমূহ ইংৰাজীৰ লগতে ইয়াৰ আঞ্চলিক ভাষাত অনুবাদসমূহো আছে। কোনোক্ষেত্ৰত যদি অনুবাদিত সংস্কৰণটো মূল ইংৰাজীৰ সৈতে মিল নাথাকে তেন্তে তেনেক্ষেত্ৰত ইংৰাজী সংস্কৰণটোকে চূড়ান্ত বুলি ধৰা হ'ব আৰু সেইটো চলি থাকিব।